

Total No. of Printed Pages—15

2 SEM TDC GEMT (CBCS) 2 (A/B)

2 0 2 3

(May/June)

MATHEMATICS

(Generic Elective)

Paper : GE-2

Full Marks : 80
Pass Marks : 32

Time : 3 hours

*The figures in the margin indicate full marks
for the questions*

Paper : GE-2 (A)

(Differential Equations)

1. (a) অবকল সমীকরণ অনুকল উৎপাদক বুলিলে কি বুজা ? 1

What do you mean by an integrating factor of a differential equation?

(b) দেখুওৱা যে তলৰ অবকলীয় সমীকরণটো যথাৰ্থ নহয় : 1

Show that the following differential equation is not exact :

$$y dx + 2x dy = 0$$

(2)

- (c) ইসপেকচন পদ্ধতি ব্যবহার করি তলৰ অৱকলীয় সমীকৰণটো সমাধান কৰা :

2

Solve by the method of inspection of the following differential equation :

$$x dy - y dx = xy^2 dx$$

- (d) যি কোনো তিনিটাৰ সমাধান কৰা :

4×3=12

Solve any three :

- (i) $(2x - y + 1) dx + (2y - x - 1) dy = 0$
- (ii) $y(1 + xy) dx + x(1 - xy) dy = 0$
- (iii) $(x^2 y - 2xy^2) dx - (x^3 - 3x^2 y) dy = 0$
- (iv) $(x^2 + y^2 + 1) dx - 2xy dy = 0$
- (v) $x dy - y dx + a(x^2 + y^2) dx = 0$

2. (a) দেখুওৱা যে $1, x, x^2$ ফলনকেইটা বৈধিকভাৱে স্বতন্ত্ৰ।

2

Show that the functions $1, x, x^2$ are linearly independent.

- (b) প্ৰথম ক্ৰম আৰু তিনি ঘাতৰ অৱকল সমীকৰণ এটা লিখা।

1

Write a differential equation of order one and degree three.

(3)

- (c) যি কোনো দুটাৰ সমাধান কৰা :

3×2=6

Solve any two :

- (i) $xy(p^2 + 1) = (x^2 + y^2) p$
- (ii) $y = 3x + \log p$
- (iii) $y^2 \log y = xpy + p^2$

- (d) প্ৰমাণ কৰা যে অৱকল সমীকৰণ $y'' - 5y' + 6y = 0$ বৰ সমাধান e^{2x} আৰু e^{3x} বৈধিকভাৱে স্বতন্ত্ৰ। উক্ত সমীকৰণৰ $y(0) = 0$ আৰু $y'(0) = 1$ চৰ্তসাপেক্ষে বিশেষ সমাধান $y(x)$ নিৰ্ণয় কৰা।

6

Show that e^{2x} and e^{3x} are linearly independent solutions of $y'' - 5y' + 6y = 0$ and find the solution $y(x)$ with the properties $y(0) = 0$ and $y'(0) = 1$.

- (e) বনান্ধিয়ান ব্যবহার কৰি দেখুওৱা যে x, x^2, x^3 ফলনকেইটা স্বতন্ত্ৰ। এই স্বতন্ত্ৰ সমাধানকেইটাক নিৰ্দেশ কৰা অৱকল সমীকৰণটো নিৰ্ণয় কৰা।

5

Use Wronskian to show that x, x^2, x^3 are independent. Determine the differential equation with these as independent solutions.

(4)

অথবা / Or

$$\text{যদি } y = e^{2x}$$

$$(2x+1) \frac{d^2y}{dx^2} - 4(x+1) \frac{dy}{dx} + 4y = 0$$

সমীকরণটির এটা বিশেষ সমাধান হয়, তেন্তে সমীকরণটোর
ক্রম হ্রাস করি বৈধিকভাবে স্বতন্ত্র সমাধান উলিওৱা।

Given that $y = e^{2x}$ is a solution of

$$(2x+1) \frac{d^2y}{dx^2} - 4(x+1) \frac{dy}{dx} + 4y = 0$$

then find a linearly independent
solution by reducing the order.

3. (a) যদি ধ্রুবক সহগ্যুক্ত দ্বিমাত্রাব সমজাতীয় বৈধিক সমীকরণ
এটার সহায়ক সমীকরণ মূল $2 \pm 3i$ হয়, তেন্তে
সমীকরণটোর সাধাৰণ সমাধান লিখা।

If $2 \pm 3i$ are roots of the auxiliary equation corresponding to a certain second-order homogeneous linear equation with constant coefficient, then write the general solution.

- (b) যি কোনো এটাৰ সমাধান কৰা :

Solve any one :

$$(i) \frac{d^2y}{dx^2} - 3 \frac{dy}{dx} + 2y = 4x^2$$

$$(ii) \frac{d^2y}{dx^2} - y = 3x^2e^x$$

P23/936

(Continued)

(5)

- (c) প্রাচলৰ ভেদ নিয়ম প্ৰযোগ কৰি তলৰ সমীকৰণটো
সমাধান কৰা :

Apply the method of variation of
parameters to solve the following
equation :

$$\frac{d^2y}{dx^2} + y = \sec x$$

অথবা / Or

সমাধান কৰা :

Solve :

$$x^2 \frac{d^2y}{dx^2} - 2x \frac{dy}{dx} + 2y = x^3$$

- (d) যি কোনো এটাৰ সমাধান কৰা :

Solve any one :

$$(i) (y^2 + yz) dx + (xz + z^2) dy + (y^2 - xy) dz = 0$$

$$(ii) (yz + xyz) dx + (zx + xyz) dy + (xy + xyz) dz = 0$$

4. (a) তলৰ আংশিক অৱকল সমীকৰণটোৰ ক্রম আৰু ঘাত
লিখা :

Write the order and degree of the
following partial differential equation :

$$\left(1 + \frac{\partial^2 z}{\partial y^2}\right)^2 = k \left(\frac{\partial z}{\partial x}\right)^4$$

P23/936

(Turn Over)

(6)

- (b) তলত দিয়া সমীকরণটোৰ পৰা এটা আংশিক অৱকল
সমীকৰণ গঠন কৰা :

Form a partial differential equation from
the following equation :

$$z = a(x+y) + b$$

- (c) চাৰপিটৰ নিয়মেৰে যি কোনো এটাৰ সমাধান কৰা :

Solve any one by Charpit's method :

$$(i) z = p^2 + q^2$$

$$(ii) pxy + pq + qy = yz$$

- (d) লাগ্ৰাঞ্জৰ নিয়মেৰে যি কোনো এটাৰ সমাধান কৰা :

Solve any one by Lagrange's method :

$$(i) x^2 p + y^2 q = z^2$$

$$(ii) (1+y)p + (1+x)q = z$$

5. (a) তলৰ সমীকৰণকেইটাৰ শ্ৰেণী বিভাজন কৰা :
Classify the following equations :

$$(i) t \frac{\partial^2 u}{\partial x^2} - x \frac{\partial^2 u}{\partial x \partial t} + \frac{\partial^2 u}{\partial t^2} + 2 \frac{\partial u}{\partial t} + 5 \frac{\partial u}{\partial x} = 0$$

$$(ii) x^2 \frac{\partial^2 u}{\partial x^2} + 2xy \frac{\partial^2 u}{\partial x \partial y} + y^2 \frac{\partial^2 u}{\partial y^2} = 0$$

P23/936

(Continued)

(7)

- (b) যি কোনো দুটাৰ শ্ৰেণী বিভাজন কৰা :

Classify any two :

2+2=4

$$(i) 10 \frac{\partial^2 u}{\partial x^2} + 2 \frac{\partial^2 u}{\partial y^2} + \frac{\partial^2 u}{\partial z^2} - 2 \frac{\partial^2 u}{\partial y \partial z} = 0$$

$$(ii) \frac{\partial^2 u}{\partial x^2} + \frac{\partial^2 u}{\partial y^2} - \frac{\partial^2 u}{\partial z^2} = 0$$

$$(iii) \frac{\partial^2 u}{\partial x^2} + 2 \frac{\partial^2 u}{\partial x \partial y} + 3 \frac{\partial^2 u}{\partial y^2} = 0$$

- (c) অধিবৃত্তীয় দ্বিতীয় ক্ৰমৰ আংশিক অৱকল সমীকৰণৰ এটা
উদাহৰণ দিয়া।

Write an example of parabolic second-order
partial differential equation.

1

- (d) দ্বিতীয় ক্ৰমৰ আংশিক অৱকল সমীকৰণৰ সাধাৰণ কাপ
লিখা।

Write the general form of second-order
partial differential equation.

1

P23/936

(Turn Over)

Paper : GE-2 (B)

(Econometrics)

1. শুন্দি উত্তরটো বাছি উলিওৱা/উত্তৰ দিয়া : $1 \times 8 = 8$

Choose the correct answer/Answer the following :

(a) প্রথম প্রকার ত্রুটি কৰাৰ সম্ভাৱিতা হ'ল
Probability of committing type I error is

(i) দ্বিতীয় প্রকার ত্রুটি
type II error

(ii) সার্থকতা স্তৰ
level of significance

(iii) সদায় শূন্য
always zero

(iv) অনিশ্চয়ক
indeterminate

(b) ডাৰবিন-ডাটচন d -সূচক তলৰ কোণটো নিৰ্ণয়ৰ বাবে
ব্যৱহাৰ কৰা হয় ?

Which of the following is detected by
Durbin-Watson d -statistic?

(i) বিষম-বিচালিতা

Heteroscedasticity

(ii) স্বয়ং সহসম্বন্ধ

Autocorrelation

(iii) বহু-সংৰেখতা

Multicollinearity

(iv) নিৰ্ধাৰণ সমস্যা

Specification problem

(c) প্ৰকট বহু-সংৰেখতাৰ ক্ষেত্ৰত

In case of severe multicollinearity

(i) t মানসমূহ মহত্বহীন হয়

t values are insignificant

(ii) t মানসমূহ মহত্বপূৰ্ণ হয়

t values are significant

(iii) আকলনসমূহ পক্ষপাতামূলক হয়

estimates are biased

(iv) ওপৰৰ এটাৱে নহয়

None of the above

(d) নিয়ন্ত্ৰিত R^2 ৰ সূত্ৰ হ'ল

The formula for adjusted R^2 is

$$(i) \bar{R}^2 = (1 - R^2) \frac{n - k}{n - 1}$$

$$(ii) \bar{R}^2 = (1 - R^2) \frac{n - 1}{n - k}$$

$$(iii) \bar{R}^2 = 1 - (1 - R^2) \frac{n - 1}{n - k}$$

$$(iv) \bar{R}^2 = 1 - R^2$$

- (e) শুধু মডেল $Y = \beta_0 + \beta_1 X_1 + \beta_2 X_2 + \mu$ পরিবর্তে
আকলন করা মডেল $Y = \beta_0^* + \beta_1^* X_1 + v$ হ'লে
আকলকর্তার হ'ব

If the estimated model $Y = \beta_0^* + \beta_1^* X_1 + v$
is the alternative model of
 $Y = \beta_0 + \beta_1 X_1 + \beta_2 X_2 + \mu$, then the
estimators will be

(i) অনির্ণয়ক

indeterminate

(ii) শূন্য

zero

(iii) পক্ষপাত শূন্য

unbiased

(iv) পক্ষপাত্যুক্ত

biased

- (f) বিক্রিয় প্রকল্পের সংজ্ঞা দিয়া।

Define null hypothesis.

- (g) স্বয়ং সহসম্ভব এটা কারণ উল্লেখ করা।

Mention one cause of autocorrelation.

- (h) BLUE মানে কি?

What is BLUE?

2. তলো যি কোনো চারিটাৰ ওপৰত চমু টোকা লিখা : $4 \times 4 = 16$

Write short notes on any four of the following :

(a) পরীক্ষা এটাৰ শক্তি

Power of a test

(b) স্বয়ং সহসম্ভব পরিণামসমূহ

Consequences of autocorrelation

(c) সংস্থাপিত অভিধাবণা

Classical assumptions

(d) t -বন্টন

t -distribution

(e) সার্থকতা স্তৰ

Level of significance

(f) নির্ধারণ সমস্যাৰ পরিণামসমূহ

Consequences of specification problem

3. (a) (i) χ^2 -পরীক্ষাৰ ব্যৱহাৰসমূহ চমুকৈ আলোচনা কৰা। 5

Briefly discuss the uses of χ^2 -test.

(12)

- (ii) প্রথম প্রকার ত্রুটি আর দ্বিতীয় প্রকার ত্রুটির মাঝে
পার্থক্য দর্শোৱা। প্রথম প্রকার ত্রুটি আর সার্থকতা
স্তৰের মাঝে সম্বন্ধ উল্লেখ কৰা। 5+2

Distinguish between type I and
type II errors. State the relationship
between type I error and level of
significance.

অথবা / Or

- (b) (i) প্রাসাধন্য বন্টন, t -বন্টন আৰু F -বন্টনৰ
অৰ্থমীতিৰ ব্যৱহাৰ সম্পর্কে আলোচনা কৰা। 8
Discuss the uses of normal
distribution, t -distribution and
 F -distribution in econometrics.
- (ii) আকলক এটাৰ পক্ষপাত শূন্য বৈশিষ্ট্যৰ বিষয়ে
চমুকে ব্যাখ্যা কৰা। 4
Briefly explain the unbiasedness
property of an estimator.
4. (a) সমাশ্রয়ণ সমীকৰণ $Y_i = \alpha + \beta X_i + u_i$ দিয়া থাকিলে
গচ-ঘাৰ্কভ উপপাদ্য প্ৰমাণ কৰা। 11
Given the regression equation
 $Y_i = \alpha + \beta X_i + u_i$, prove the Gauss-

(13)

অথবা / Or

- (b) নিম্নপ্ৰদত্ত তথ্যৰ পৰা বৈধিক সমাশ্রয়ণ সমীকৰণ Y ৰ
ওপৰত X আৰু X ৰ ওপৰত Y আকলন কৰা :

Estimate linear regression equations of
 Y on X and X on Y from the following
data :

X :	10	8	5	4	2	1
Y :	4	6	5	6	8	9

5. (a) k -সংখ্যক চলক বৈধিক সমাশ্রয়ণ মডেল
 $Y = X\beta + u$ ৰ OLS আকলক $\hat{\beta}$ ৰ বৈশিষ্ট্যসমূহ
উল্লেখ কৰি প্ৰমাণ কৰা। 11

Given the k -variable linear regression
model $Y = X\beta + u$, state and prove the
properties of the OLS estimator $\hat{\beta}$.

অথবা / Or

- (b) (i) R^2 আৰু নিয়ন্ত্ৰিত R^2 বৰ পার্থক্য দর্শোৱা। 5
Show the difference between R^2
and adjusted R^2 .

- (ii) সমাশ্রয়ণ সমীকৰণত মূক চলক কি কি কাৰণত
অন্তৰ্ভৃত কৰা হয়? মূক চলক ফান্দে সৃষ্টি কৰা
সমস্যাটো কি? 3+3

Why we include dummy variable in
regression equation? What is the
problem created by dummy variable
trap?

P23/936

(Continued)

P23/936

(Turn Over)

(14)

6. (a) পূর্ণ বহু-সংবেদতা কি আক ইয়াৰ পৰিণাম কি ?
বহু-সংবেদতা নিৰ্ণয় কৰাৰ উপায়সমূহ আলোচনা কৰা। 3+8
What is perfect multicollinearity and what is its consequence? Discuss the methods to detect multicollinearity.

অথবা / Or

- (b) বিষম-বিচলিতাৰ পৰিণামসমূহ কি কি ? বিষম-বিচাৰিতা নিৰ্ণয় কৰা উপায়সমূহ আলোচনা কৰা। 3+8
What are the consequences of heteroscedasticity? Discuss the methods to detect heteroscedasticity.

7. (a) নিৰ্ধাৰণ সমস্যা (পক্ষপাত)ৰ প্ৰকাৰসমূহ কি কি ? ধৰি
লোৱা, এটা শুল্ক মডেল হ'ল $Y = \alpha + \beta_1 X_1 + u$.
কিন্তু শুল্ক মডেলটোৰ পৰিৱৰ্তে তুমি আকলন কৰা
মডেলটো হ'ল $Y = \alpha^* + \beta_1^* X_1 + \beta_2^* X_2 + v$. ইয়াৰ
পৰিণামসমূহ দৰ্শেৱা। 4+7

What are the types of specification problem (bias)? Suppose, a true model is $Y = \alpha + \beta_1 X_1 + u$. But instead of the true model you have estimated the model $Y = \alpha^* + \beta_1^* X_1 + \beta_2^* X_2 + v$. Show the consequences.

P23/936

(Continued)

(15)

অথবা / Or

- (b) নিৰ্ধাৰণ সমস্যা নিৰ্ণয় কৰা প্ৰচলিত পৰীক্ষাসমূহ
আলোচনা কৰা। 11
Discuss the available tests to detect specification problem.

★ ★ ★

P23—2000/936

2 SEM TDC GEMT (CBCS) 2 (A/B)